

# ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম

কাহিলিপাৰা, গুৱাহাটী-৭৮১০১৯

মাহভিত্তিক শৈক্ষিক দিনপঞ্জী

আগষ্ট ২০২৩

সোম	মঙ্গল	বুধ	বৃহস্পতি	শুক্র	শনি	ৰবি
	১ শ্ৰেণী দিন	২ শ্ৰেণী দিন	৩ শ্ৰেণী দিন	৪ শ্ৰেণী দিন	৫ শ্ৰেণী দিন	৬ বন্ধ দিন
৭ শ্ৰেণী দিন	৮ শ্ৰেণী দিন	৯ শ্ৰেণী দিন	১০ শ্ৰেণী দিন	১১ শ্ৰেণী দিন	১২ শ্ৰেণী দিন	১৩ বন্ধ দিন
১৪ শ্ৰেণী দিন	১৫ বন্ধ দিন আৰু উদযাপন দিন (স্বাধীনতা দিৱস)	১৬ শ্ৰেণী দিন	১৭ শ্ৰেণী দিন	১৮ বন্ধ দিন (শ্ৰীমন্ত শংকৰদেৱৰ তিথি)	১৯ শ্ৰেণী দিন	২০ বন্ধ দিন
২১ শ্ৰেণী দিন	২২ শ্ৰেণী দিন	২৩ শ্ৰেণী দিন	২৪ শ্ৰেণী দিন	২৫ শ্ৰেণী দিন	২৬ শ্ৰেণী দিন	২৭ বন্ধ দিন (কৰম পূজা)
২৮ শ্ৰেণী দিন	২৯ শ্ৰেণী দিন	৩০ শ্ৰেণী দিন	৩১ শ্ৰেণী দিন			

## শ্ৰেণী অনুযায়ী পাঠ বিতৰণ

### ক শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণী

ক শ্ৰেণী	বিষয়	প্ৰথম	দ্বিতীয়	তৃতীয়	চতুৰ্থ	পঞ্চম
অসমীয়া (ভাষা-১)	অসমীয়া (ভাষা-১)	□ খেল খেলা □ নানা খেলা □ জেউতি	□ আমাৰ পঢ়ুপালি □ কেৰেক্টাৰলে □ মৰম	□ আমাৰ পাঁও □ একতৰ বল	□ পানী □ দীঘল চৌহাতি	□ ড' বাণীশান্ত কাৰুতি □ জোনাকৰ জেউতি
	গণিত	□ গ্ৰাফ-গাণিতিক মাৰকা □ ১ৰপৰা ৯লৈ সংখ্যাৰ মাৰকা	□ প্ৰথম শ্ৰেণীৰ পুনৰাবলোচনা □ ২২ৰপৰা ৫০লৈ সংখ্যাৰ জ্ঞান	□ আকৃতি আৰু নক্সা □ সম্বন্ধৰ মাৰকা (১০০ৰপৰা ৫০০ লৈ)	□ চকা আৰু পইচা □ বৃত্ত	□ গুণিতক আৰু উৎপাদক □ ত্ৰিকোণ আৰু চিহ্নাঙ্ক
Beginners English (Page: 16-22)	ইংৰাজী (ভাষা-২)	Come Little Children	The Toy Man	Ten Little Fingers	Who has seen the Wind ?(R) □ The Hidden Treasure	Bird Talk (R) □ The Stork and the Fox
	পৰিৱেশ অধ্যয়ন			□ বাগিচালৈ যাওঁ ন'না □ আমাৰ টোপালৰ প্ৰাণীসোৱ	□ স্বাস্থ্য আৰু সুৰক্ষা □ বায়ু আৰু আমাৰ টোপাল	□ অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ □ অসমৰ সংস্কৃতি

ক শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈ নিম্নলিখিত ক্ৰিয়াকলাপসমূহ  
শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ স্তৰ অনুযায়ী মাহটোৰ পাঠৰ  
লগত সংগতি ৰাখি অনুশীলন কৰাব।

### স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- স্থানীয় খেল খেলিব।
- চুটি জাঁপ, দীঘল জাঁপ মাৰিব।
- ৰুচি অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ শাৰীৰিক  
ক্ৰিয়াকলাপ কৰিব।

### কলা আৰু শিল্পশিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- কাগজেৰে ৰঙীন পখিলা প্ৰস্তুত কৰি শ্ৰেণীকোঠাৰ বেৰৰ  
এটা অংশ সজাব।
- শ্ৰেণীকোঠাৰ ভিতৰ অথবা বাহিৰৰ পৰিৱেশৰ বিভিন্ন  
বস্তুসমূহৰ আকাৰ-আকৃতি, ৰং আদি প্ৰত্যক্ষ কৰি তাৰ ছবি  
অংকন কৰিব।

## উদযাপন দিৱস আৰু অন্যান্য কাৰ্য্যৱলী

১৫ আগষ্ট :

বিদ্যালয়ৰ চৌহদত ভাৰতৰ ৰাষ্ট্ৰীয়  
পতাকা উত্তোলন কৰিব। শিক্ষক, ছাত্ৰ-ছাত্ৰী  
সমবেত হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু  
স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ ওপৰত  
আলোচনা কৰিব। শিক্ষকে ৰাষ্ট্ৰীয় পতাকা  
উত্তোলনৰ ধাৰণা বাখ্যা কৰিব।

স্বাধীনতা সংগ্ৰামত পূৰ্বোত্তৰৰ যিসকল  
ব্যক্তি নিৰলসভাৱে জড়িত আছিল আৰু  
যিসকলে দেশৰ স্বাধীনতাৰ দাবীত সংগ্ৰাম  
কৰি মৃত্যুবৰণ কৰিছিল, সেইসকল ব্যক্তিক  
স্মৰণ কৰিব। ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ  
কৰ্মৰাজিৰ অন্বেষণ কৰি ফটো সম্বলিত টোকা  
প্ৰস্তুত কৰিবলৈ দিব।

স্বাধীনতা আন্দোলনৰ লগত সংগতি ৰাখি  
বিদ্যালয়ত চিত্ৰাংকন, কুইজ, দেশপ্ৰেমমূলক  
গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।  
সকলো অনুষ্ঠানৰ সামৰণিত ৰাষ্ট্ৰীয় সংগীত  
পৰিবেশন কৰিব।



উদযাপন দিৱস বিশেষে প্ৰাতঃসভাত বস্তি  
প্ৰজ্জ্বলন, তাৎপৰ্য বাখ্যা কৰি মধ্যাহ্ন  
বিৰতিৰ পিছত আনুষংগিক অনুষ্ঠান  
অনুষ্ঠিত কৰিব।

প্ৰকৃত শ্ৰেণী দিন :	২৫
বৰিবাৰ :	৪
আন বন্ধৰ দিন :	২
মাহটোৰ মুঠ দিন :	৩১
(মাহটোৰ উদযাপন দিনৰ সংখ্যা : ১)	

## শ্ৰেণী অনুযায়ী পাঠ বিতৰণ

### ষষ্ঠ শ্ৰেণীৰপৰা অষ্টম শ্ৰেণী

বিষয়	ষষ্ঠ	সপ্তম	অষ্টম
অসমীয়া (ভাষা-১)	□ ওফলকিনা □ মিৰামিৰ	□ বিজ্ঞান আৰু আমাৰ মানসিকতা □ মোক্ষোৱাৰ পৰিচয়	□ ভক্ত গুৰু □ প্ৰপতিৰ সোণালী বাট
গণিত	□ প্ৰাথমিক আকৃতিসমূহ □ ভগ্নাংশ	□ হিন্তুক আৰু ইয়াৰ ধৰ্ম □ হিন্তুকৰ সৰ্বাংগসমতা	□ বৰ্ণ আৰু বৰ্ণসূচী □ মন আৰু মনসু
ইংৰাজী (ভাষা-২)	Dhyan Chand	Kindness	Dokchory Learns about the Panchayat
বিজ্ঞান	□ ত্ৰয়ৰ পৃথকীকৰণ □ আমাৰ টোপালৰ পৰিৱেশবোৰ	□ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন □ বৰফ, জলবায়ু আৰু জলবায়ু সৈতে প্ৰাণীৰ অভিযোজন	□ কহলা আৰু পেট্টীলিমান □ ধৰম আৰু শিখা □ উল্লি আৰু প্ৰাণীৰ সংৰক্ষণ
সমাজ বিজ্ঞান	□ পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ (ছে) □ নিষ্ক উপত্যকাৰ সভ্যতা (ছে) □ জীৱন ধাৰণৰ মান উন্নয়নত প্ৰগতিৰ প্ৰভাৱ (অ.নি.)	□ অসমৰ পৰিবেশ (ছে) □ মানসসূচী পৰিবেশ আৰু মানৰ সম্পৰ্ক (ছে) □ প্ৰাক-ঐতিহাসিক অসম (ছে)	
ইতিহাস আৰু বাজনীতি বিজ্ঞান			□ নব্য ৰাষ্ট্ৰৰ ভাৰদ্বাৰাৰ উত্থান □ ভাৰতৰ সৰ্বসিধান (পুনঃ)
ভূগোল আৰু অৰ্থনীতি বিজ্ঞান			□ কতিঃ গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন □ মানৱ সম্পদ উন্নয়নৰ প্ৰতিপক্ষতাসমূহ আৰু চৰকাৰৰ ভূমিকা (পুনঃ)
হিন্দী (ভাষা-৩)	□ লোকস্মিত্য মাৰ্ঘাবায়ু ধৰলৈ □ आगोत दिनकी करी	□ जीम-निजान मर भूलन □ अमर : अमर की एक पहचान	जवाहर के विन्दो कुछी धी

ষষ্ঠৰপৰা অষ্টম শ্ৰেণীলৈ নিম্নলিখিত  
ক্ৰিয়াকলাপসমূহ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ স্তৰ অনুযায়ী  
মাহটোৰ পাঠৰ লগত সংগতি ৰাখি অনুশীলন কৰাব।

### কমৰিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- মৌলিক অধিকাৰ সম্পৰ্কীয় শ্ল'গান, প'ষ্টাৰ, ফেণ্টুন,  
বেনাৰ আদি প্ৰস্তুত কৰিব।
- পচন সাৰ প্ৰস্তুত কৰিবলৈ শিকিব।

### স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- ৰাজহাড পোন কৰি সুখাসনত বহিবলৈ শিকিব।
- ৰুচি অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ শাৰীৰিক  
ক্ৰিয়াকলাপ কৰিব।

### কলাশিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- বৰগীত, লোকগীত, জ্যোতিসংগীত, ৰাভা সংগীত,  
ভূপ্ৰেঙ্গ সংগীত, বনগীত আদি গাবলৈ শিকিব।



□ ক শ্ৰেণীৰপৰা তৃতীয় শ্ৰেণীলৈ দৈনন্দিন পাঠদান কাৰ্যসূচীৰ বাবে শিক্ষকে পাঠ্যপুথিৰ লগতে 'নিপুন অসম' মিছনৰ অধীনত যোগান ধৰা শিক্ষণ-শিকন সমালসমূহ ব্যৱহাৰ কৰিব।



# ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম

কাহিলিপাৰা, গুৱাহাটী-৭৮১০১৯

মাহভিত্তিক শৈক্ষিক দিনপঞ্জী

ছেপ্তেম্বৰ ২০২৩	সোম	মঙ্গল	বুধ	বৃহস্পতি	শুক্র	শনি	ৰবি
					১ শ্ৰেণী দিন	২ শ্ৰেণী দিন	৩ বন্ধ দিন
	৪ বন্ধ দিন (শ্ৰীশ্ৰী মাঘসপ্তম তিথি)	৫ শ্ৰেণী দিন আৰু উদ্যাপন দিন (শিক্ষক দিবস)	৬ বন্ধ দিন (জন্মাষ্টমী)	৭ শ্ৰেণী দিন	৮ শ্ৰেণী দিন আৰু উদ্যাপন দিন (বিশ্ব শাক্ষৰতা দিবস)	৯ শ্ৰেণী দিন	১০ বন্ধ দিন
	১১ শ্ৰেণী দিন	১২ শ্ৰেণী দিন	১৩ শ্ৰেণী দিন	১৪ শ্ৰেণী দিন	১৫ শ্ৰেণী দিন	১৬ শ্ৰেণী দিন	১৭ বন্ধ দিন
	১৮ শ্ৰেণী দিন	১৯ শ্ৰেণী দিন	২০ সামগ্ৰিক মান নিকপণৰ দিন	২১ সামগ্ৰিক মান নিকপণৰ দিন আৰু উদ্যাপন দিন (বিশ্ব শান্তি দিবস)	২২ সামগ্ৰিক মান নিকপণৰ দিন	২৩ সামগ্ৰিক মান নিকপণৰ দিন	২৪ বন্ধ দিন
	২৫ বন্ধ দিন (শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ)	২৬ সামগ্ৰিক মান নিকপণৰ দিন	২৭ সামগ্ৰিক মান নিকপণৰ দিন	২৮ সামগ্ৰিক মান নিকপণৰ দিন	২৯ সামগ্ৰিক মান নিকপণৰ দিন	৩০ শ্ৰেণী দিন	

### শ্ৰেণী অনুযায়ী পাঠ বিতৰণ

#### ক শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণী

ক শ্ৰেণী	বিষয়	প্ৰথম	দ্বিতীয়	তৃতীয়	চতুৰ্থ	পঞ্চম
অসমীয়া (ভাষা-১)	□ মেৰুদী আৰু কাউচীৰ নিতিবানি □ হাট-বজাৰলৈ নাৰ্থ বগা	□ অৰুণত দীপু □ পখিলা	□ ৰূপকোঁৱৰ ছোৱাগোসদ আপনাবাণী □ আগলিৰ বঁহুত বগলীৰ বাহ		ৰাতিপুৰা	ফুলকোঁৱৰৰ গীত
গণিত	□ ক্ষুদ্ৰ □ মোহ (১৯৭৪ ৯৯)	□ হিমাত্ৰিক আকৃতি □ ৫১৭৭ৰা ৯৯লৈ সংখ্যা জ্ঞান	□ সম্য □ সংখ্যাৰ ধাৰণা (৫০১৭৭ৰা ৯৯৯ লৈ)		পূৰণ	হৰণ
ইংৰাজী (ভাষা-২)	My Family	A Beautiful Butterfly	Two Friends and a Bear	□ The Hidden Treasure (R) □ The Letter	□ The Stork and the Fox (R) □ Let's write a Story	
পৰিবেশ অধ্যয়ন			আমাৰ পৰিবেশ	আমাৰ সামাজিক অনুষ্ঠান	দুৰ্গোপ আৰু আদি	

### উদ্যাপন দিবস আৰু অন্যান্য কাৰ্য্যৱলী

২০-২৯ ছেপ্তেম্বৰ : প্ৰথম সামগ্ৰিক মান  
নিকপণ (এপ্ৰিলৰপৰা ছেপ্তেম্বৰ মাহলৈ নিৰ্ধাৰণ  
কৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব)। অক্টোবৰ মাহৰ  
প্ৰথম সপ্তাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰথম সামগ্ৰিক মান  
নিকপণৰ খতিয়ান অভিভাৱকৰ লগত  
আলোচনা কৰিব।

৫ ছেপ্তেম্বৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ  
আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জনাব আৰু তেখেতৰ  
জীৱন দৰ্শন সম্পৰ্কে আলোচনা কৰিব। শিক্ষক  
দিবস উপলক্ষে বিদ্যালয়ৰ শিক্ষক আৰু  
ছাত্ৰ-ছাত্ৰী মিলি সুকুমাৰ কলা বিষয়ক অনুষ্ঠান  
অনুষ্ঠিত কৰিব। এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰ  
লগতে স্থানীয় সমাজৰ লোকসকলকো আমন্ত্ৰণ  
কৰিব।

৮ ছেপ্তেম্বৰঃ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সমুখত  
বিশ্ব-শাক্ষৰতা দিবসৰ গুৰুত্বৰ ওপৰত  
আলোকপাত কৰিব। বাস্তৱ শিক্ষানীতি,  
২০২০ য়ে প্ৰাৰম্ভিক পৰ্যায়ৰ বাবে নিশ্চিত কৰা  
'বুনিয়াদী শাক্ষৰতা আৰু সাংখ্যিকতা' মিছাৰ  
আধাৰত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সমাজৰ  
বাক্তিৰ মাজত সজাগতামূলক কাৰ্যসূচীৰ  
আয়োজন কৰিব। তদুপৰি ছাত্ৰ-ছাত্ৰীয়ে  
নিজাবৰীয়া আৰু দলগতভাৱে প্ৰস্তুত কৰা  
শাক্ষৰতা বিষয়ক বিভিন্ন প্লাগান, প্ৰে-কাৰ্ড,  
ফেব্লু আদি প্ৰদৰ্শন কৰিব।

২১ ছেপ্তেম্বৰঃ ছাত্ৰ-ছাত্ৰীয়ে সমাজত বিশ্ব  
শান্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে দলগত  
আলোচনা কৰিব। শান্তি প্ৰতিষ্ঠাৰ হকে কাম  
কৰিবলৈ শপত বাণী প্ৰস্তুত কৰি শপত ল'ব।

### শ্ৰেণী অনুযায়ী পাঠ বিতৰণ

#### ষষ্ঠ শ্ৰেণীৰপৰা অষ্টম শ্ৰেণী

বিষয়	ষষ্ঠ	সপ্তম	অষ্টম
অসমীয়া (ভাষা-১)	□ বনৰাজ লক্ষ্মীনাথ বেজবৰুৱা □ বেবেবিবাং	□ সোকোৰাৰ পৰিণাম (পুনৰ আলোচনা) □ জন্তুৰাৰ গুট	□ বন্ধু বিজ্ঞান অধ্যয়ন □ শ্ৰীশ্ৰী শংকৰদেৱ
গণিত	পৰিসীমা আৰু কালি	পৰিমাণৰ তুলনা	পৰিমাণৰ তুলনা
ইংৰাজী (ভাষা-২)	Uses of ICT	□ Kindness (R) □ The Daffodils	□ Dorchery Learns about the Panchayat (R) □ Louis Pasteur
বিজ্ঞান	উদ্ভিদৰ বিষয়ে জানো আহ	□ বতাহ, পৃথুহ আৰু দুৰ্বিপতাহ □ মাটি	□ উদ্ভিদ আৰু প্ৰাণীৰ সংক্ৰমণ (পুনৰ আলোচনা) □ কোষ : প্ৰথম আৰু কাৰ্য □ প্ৰাণীৰ প্ৰজনন
সমাজ বিজ্ঞান	□ বৈদিক সভ্যতা (ই) □ কৃষি উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ (অ.বি.) □ ভূগোল অধ্যয়নৰ আৰম্ভ : মানচিত্ৰ (ই)	□ নাগৰিক আৰু নাগৰিকত্ব (সো.বি.) □ নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া (সো.বি.) □ মধ্যস্থতাৰ ভাৱত্ববৰ ইতিহাস অধ্যয়নৰ সন্ধানসূহ (ই)	
ইতিহাস আৰু ৰাজনীতি বিজ্ঞান			□ ভাৰতবৰ্ষলৈ ইউৰোপীয় স্বৰাসীসকলৰ আগমন □ মৌলিক অধিকাৰ
ভূগোল আৰু অৰ্থনীতি বিজ্ঞান			□ সাধাৰণ-অধ্যয়ন □ আৰ্থ-সামাজিক উন্নয়নত বিশিষ্ট অনুষ্ঠান প্ৰতিষ্ঠান ভূমিকা
হিন্দী (ভাষা-৩)	□ গাৰু কী সী □ হিৰে টো কে পিৰামি	□ হাৰু কী জীৰ □ অৰদাৰু কে হাৰ	□ তমসি ব কহনা □ মাৰ্গাৰেট মণিঠাৰু কী এক কুলক

ক শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈ নিম্নলিখিত ক্ৰিয়াকলাপসমূহ  
শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ স্তৰ অনুযায়ী মাহটোৰ পাঠৰ  
লগত সংগতি ৰাখি অনুশীলন কৰাব।

- #### স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ
- সুস্বপ্নেশীৰ বিকাশৰ বাবে হাতৰ আঙুলিৰ ক্ৰিয়াকলাপ  
কৰাব।
  - বল দলিওৱা অনুশীলন কৰিব।
  - গোলাকৃতিত থিয় হৈ ছাত্ৰ-ছাত্ৰীসকলে পখিলাৰ দৰে  
জগিং কৰিব।
  - শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উৎকৰ্ষ  
সাধনকাৰী ক্ৰিয়াকলাপ কৰাব।

- #### কলা আৰু শিল্পশিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ
- অসমীয়া বৰ্ণ কাৰ্ড, ইংৰাজী বৰ্ণ কাৰ্ড, যুক্তাক্ষৰযুক্ত শব্দ  
কাৰ্ড প্ৰস্তুত কৰিবলৈ শিকিব।
  - পাঠ্যপুথিত থকা 'ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম'  
শীৰ্ষক পাঠটোৰ আধাৰত নাটকৰ এখন পাণ্ডুলিপি প্ৰস্তুত কৰি  
ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নাটখন উপস্থাপন কৰাব।

সামগ্ৰিক মান নিকপণৰ আগৰ উদ্যাপন  
দিবস উপলক্ষে প্ৰাতঃসভাত বস্ত্ৰি প্ৰজ্বলন,  
তাৎপৰ্য ব্যাখ্যা কৰি মধ্যাহ্ন বিৰতিৰ পিছত  
আনুষংগিক অনুষ্ঠান অনুষ্ঠিত কৰিব।

মান নিকপণৰ দিন	: ৮
প্ৰকৃত শ্ৰেণী দিন	: ১৫
বৰিবাৰ	: ৪
আন বন্ধৰ দিন	: ৩
মাহটোৰ মুঠ দিন	: ৩০

(মাহটোৰ উদ্যাপন দিনৰ সংখ্যা : ৩)

ষষ্ঠৰপৰা অষ্টম শ্ৰেণীলৈ নিম্নলিখিত  
ক্ৰিয়াকলাপসমূহ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ স্তৰ অনুযায়ী  
মাহটোৰ পাঠৰ লগত সংগতি ৰাখি অনুশীলন কৰাব।

#### কমশিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ


- কাগজৰ মুখা প্ৰস্তুত কৰি শিকন কোণ সজাব।
- বাগিচাৰ জেওৰা দিবলৈ শিকিব।

#### স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- হাত দুখন কাঁকালত থৈ ভৰিৰদুখন অলপ বহলৈকে মেলি এবাৰ  
সমুখলৈ আৰু এবাৰ পিছলৈ হাউলি কেইবাৰো অনুশীলন কৰিব।
- ৰাজহাড় পোন কৰি এটা শাৰীত থিয় হৈ এখোজ-এখোজকৈ  
পিছলৈ যোৱাৰ (শাৰীৰ সমতা ৰক্ষা কৰিব) অনুশীলন কৰিব।
- শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনকাৰী  
ক্ৰিয়াকলাপ কৰাব।

#### কলাশিক্ষা সম্বন্ধীয় ক্ৰিয়াকলাপ

- বৰগীত, লোকগীত জ্যোতিসংগীত, ৰাভা সংগীত,  
ভূপেন্দ্ৰ সংগীত, বনগীত আদি গাবলৈ শিকিব।



□ ক শ্ৰেণীৰপৰা তৃতীয় শ্ৰেণীলৈ দৈনন্দিন পাঠদান কাৰ্যসূচীৰ বাবে শিক্ষকে পাঠ্যপুথিৰ লগতে 'নিপুন অসম' মিছাৰ অধীনত যোগান ধৰা শিক্ষণ-শিকন সমলসমূহ ব্যৱহাৰ কৰিব।